

CORPORATEOFFICE:

R-79/83, LAXMI INSURANCE BUILDING, 5TH FLOOR, SIR P.M.ROAD, MUMBAI 400001. PHONE.: 22660300(5LINES)•FAX:22660298

EMAIL: secretarial@boimi.comWEBSITE:_ www.pragbosimi.com

CIN NO.:L17124AS1987PLC002758

4th September, 2024

The Manager, Dept of Corp. Services, BSE Limited, P. J. Towers, Dalal Street, Mumbai- 400 001.

Scrip No: 500192

Dear Sir/Madam,

Subject: Intimation under Regulation 30 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015 – Newspaper advertisement

Pursuant to Regulation 30 read with Schedule III of SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015, please find enclosed the copies of Public Notice published by way of advertisement in Financial Express (in English) and Dainaindin Bharta (in Assamese) newspapers, on September 4th, 2024.

Kindly take information same on record.

Yours sincerely

For PRAG BOSIMI SYNTHETICS LIMITED

Madhu P. Dharewa Company Secretary

Encl: As above

কামৰূপ জিলা সাহিত্য সভাৰ মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ বক্তৃতা প্ৰতিযোগিতা সম্পন্ন

অসমৰ কথিত উপ-ভাষাসমূহ অস

দৈনন্দিন বাৰ্তাৰ সেৱা, ৰঙিয়া, ৩ ছেপ্টেম্বৰ ঃ ৰমেশ ডেকাই। স্মৃতি তৰ্পণ আৰু বস্তি প্ৰজ্বলন শিখামণি নাথে পৰিৱেশন কৰা সমবেত প্ৰধান শিক্ষক দীনেশ ডেকা আৰু বিদ্যালয় অসমৰ কথিত ভাষাসমূহ হৈছে অসমীয়া ভাষাৰ কৰে মিলনজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সংগীত আৰু ভূপেন্দ্ৰ সংগীত, ৰিচান অলংকাৰ। অসমৰ বিভিন্ন ঠাইত কথিত ৰূপত প্ৰধান শিক্ষক দীনেশ ডেকাই ৷দিনৰ দহ বজাত আহমেদৰ আধুনিক গীত, দিশা নাথ, ব্যৱহাৰ হৈ থকা ভাষাবোৰৰো স্বকীয়তা আছে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নিৰ্ধাৰিত বিষয়ত স্নেহা নাথ, পৰী ডেকা, তৃষ্ণা ডেকা, আৰু তাক বৰ্তাই ৰখাটোও আমাৰেই দায়িত্ব, বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। অঞ্চলটোৰ বিস্পী ডেকা আৰু জিনা ডেকাৰ এই মন্তব্য অসম সাহিত্য সভাৰ মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ আহুায়ক হেমন্ত প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিত সকলোকে আপ্লুত কৰে। সাংস্কৃতিক কলিতাৰ। কামৰূপ জিলা সাহিত্য সভা আৰু উচ্চ শাখাত বিশাল ডেকাই প্ৰথম, ৰিচান মদাৰতলা সাদৰী (শতদল) সাহিত্য সভাৰ আহমেদে দ্বিতীয় আৰু নিম্ন শাখাত পৰী ডেকাই মাতৃভাষা -ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ প্ৰথম, জিনামণি ডেকাই দ্বিতীয় পুৰস্কাৰ লাভ উদ্যোগত কমলপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত কৰে। বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত শাখাটিৰ সৰিকটস্থিত মিলনজ্যোতি উচ্চ মাধ্যমিক সভাপতি ৰমেশ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত ওপৰত বক্তৃতা প্ৰতিযোগিতা আৰু আলোচনা সাহিত্য সভাৰ পতাকা উত্তোলন কৰে মদাৰতলা

অনুষ্ঠানটিৰ আঁত ধৰে শিক্ষয়িত্ৰী অঞ্জুমণি

পৰিচালনা সমিতিৰ সভাপতি যাদৱ পাটোৱাৰীয়েও চমু ভাষণ দিয়ে। বঁটাপ্ৰাপ্ত প্ৰতিযোগীসকলক কিতাপৰ টোপোলা আৰু প্ৰমাণ-পত্ৰৰে পুৰস্কৃত কৰা হয় আৰু অংশগ্ৰহণ কৰা প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। শিক্ষকবৃন্দৰ ক্ৰমে বীৰেন্দ্ৰ কুমাৰ শৰ্মা, নিপন দাস, ৰাজিকুল হুছেইন, নাৰায়ণ চন্দ্ৰ কটকী, নাজনিন আখতাৰ ৰহমান, সুনন্দ নাথ প্রমুখ্যে বহুকেইজন শাখা সভাৰ সম্পাদক তথা কামৰূপ জিলা

যে চলিত বৰ্ষৰ ৩১ আগষ্টত অৱসৰ

ৰেলগাড়ী নং. - 05831

ৰঙাপৰা নৰ্থৰ পৰা

২৯-০৯-২০২৪ ৰ পৰা ০১-১২-২০২৪

পৰ্যন্ত = ১০ টা ট্ৰিপ (দেওবাৰ)

05.00

\$O.60

জিএছএলআৰ/এছএলআৰডি (দুই) = ২১ টা ডবা।

ৰেলগাড়ী নং. - 03027

হাওৰাৰ পৰা

০৯-১০-২০২৪ ৰ পৰা ০৬-১১-২০২৪

পৰ্যন্ত = ০৪ টা ট্ৰিপ (বুধবাৰ)

২৩.৫৫

06.90

আগমন প্রস্থান

00.00 00.00

09.08 09.09

06.28 06.29

৩৯.৫৩ ০৮.৫৫

০৬.২৫

বুধ

আগমন | প্রস্থান

\$0.66 \$5.20

\$6.66 \$6.00

35.3@ 35.2@

23.86 22.00

05.5@ 05.2@

08.50 08.50

\$0.80

ৰঙাপৰা নৰ্থ আৰু প্ৰয়াগৰাজ জংচন আৰু হাওড়া আৰু নিউ

জলপাইগুড়িৰ মাজত সাপ্তাহিক ফেষ্টিভেল স্পেছিয়েল ৰেল

পুজা/দীপাৱলী/ষট্ উৎসৱ-২০২৪ৰ সময়ছোৱাত অতিৰিক্ত ভিৰ কম কৰাৰ বাবে

তলত উল্লিখিত বিস্তৃত বিৱৰণ অনুসৰি নিম্নলিখিত **সাপ্তাহিক ফেস্টিভেল**

স্টেচনসমূহ

ৰঙাপৰা নৰ্থ

ৰঙিয়া জং

নিউ বঙাইগাঁও

নিউ কোচবিহাৰ

নিউ জলপাইগুড়ি

কাটিহাৰ

বাৰাউনী জং.

পাটলিপুত্র

প্ৰয়াগৰজ জং.

<mark>অন্যান্য বাণিজ্যিক স্টপেজসমূহঃ</mark> নিউ মিছামাৰী, ওদালগুৰি, বৰপটা ৰোড, কোকৰাঝাৰ,

ফকিৰাগ্ৰাম, আলুৱাবাৰী ৰোড, কিষানগঞ্জ, বাৰচৈ, নউগছিয়া, মানসি জং., খাগৰিয়া জং.

সংযোজনঃ এচি-৩ টায়াৰ (দুই), শয়ন শ্ৰেণী (এঘাৰ), সাধাৰণ দ্বিতীয় শ্ৰেণী (ছয়) আৰু

হাওড়া

আজিমগঞ্জ জং.

মালদা টাউন

বাৰচৈ

কিষাণগঞ্জ

আলুৱাবাৰী ৰোড

নিউ জলপাইগুড়ি

অন্যান্য বাণিজ্যিক স্টপেজসমূহঃ বাণ্ডেল, নৱদ্বীপ ধাম, কাটোৱা আৰু জংগীপুৰ ৰোড।

সংযোজনঃ এচি ফাষ্ট ক্লাছ কাম এচি-২ টায়াৰ (এটা), এচি-২ টায়াৰ (এটা), এচি-৩ টায়াৰ

(পাঁচ), এচি-৩ টায়াৰ ইকোনমি (এটা), শয়ন শ্ৰেণী (আঠ), সাধাৰণ দ্বিতীয় শ্ৰেণী (তিনি)

০৯.০৫ ০৯.১৫ পণ্ডিত দীন দয়াল উপাধ্যায় জং

বেণ্ডচৰাই, হাজিপুৰ জং., সোনপুৰ, দানাপুৰ, আৰা, বক্সাৰ আৰু মিৰ্জাপুৰ।

স্পছিয়েল ৰেলগাড়ীসমূহ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছেঃ

বঢ়মপুৰত শিশু কল্যাণ দিৱস উদযাপন দৈনন্দিন বাৰ্তাৰ সেৱা, বঢ়মপুৰ, ৩

ছেপ্টেম্বৰঃ শ্ৰীমন্তশংকৰদেৱ সংঘ্,নগাঁও জিলা শাখাৰ শিশু, আইমাতৃ কল্যাণ শাখা পাঞ্চজন্য আঞ্চলিক শাখাৰ আতিথ্য আৰু ব্যৱস্থাপনাত দেওবাৰে শিশু কল্যাণ দিৱসটি বঢ়মপুৰ পাঞ্চজন্য আঞ্চলিক শাখাৰ কাৰ্যালয় প্ৰাংগণত উদ্যাপন কৰা হয়। এই উপলক্ষে পুৱা গুৰু পৰিচয় কাৰ্যসূচীত জিলাখনৰ ৫ বছৰৰ পৰা ১২ বছৰ বয়সৰ ১০০ গৰাকী শিশুক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শৰণসদস্য তৰুণ চন্দ্ৰ ডেকা আৰু উমাকান্ত হাজৰিকাই গুৰুসেৱা সম্পর্কত আধ্যাত্মিক দিশত প্রায় ১ ঘণ্টা দীক্ষা আগবঢ়ায়। ইয়াৰ পাছতে অনুষ্ঠিত উদ্বোধনী সভাত সভাপতিত্ব কৰে নগাঁও জিলা শিশু, আইমাতৃ কল্যাণ শাখাৰ সভানেত্রী সোনপা শইকীয়াই। অনুষ্ঠানটি পৰিচালনা কৰে জিলা শিশু আইমাতৃ কল্যাণ শাখা সমিতিৰ সম্পাদিকা প্ৰমিলী বৰাই । সভাৰ আৰম্ভণিতে উদ্বোধনী বৰগীত পৰিৱেশন কৰে সীমা দেৱীয়ে। সভাৰ অন্তত বিয়লি নগাঁও জিলা শাখাৰ ১৯খন আঞ্চলিক শাখাৰ পৰা অহা শিশুসকলে গুৰুজনাৰ কন্টি-সংস্কৃতি বৰগীত, কৃষ্ণনৃত্য , চালি নৃত্য , ঘোষা, খোলবাদন, দিহানাম , ভোৰতাল নৃত্য , দশাৱতাৰ নৃত্য আদি পৰিৱেশন কৰে । পৰিৱেশনকাৰী সকলো শিশুকে একোখনকৈ মানপত্ৰ আৰু নামঘোষা প্ৰদান কৰা হয়। অনুষ্ঠানত জিলা সভাপতি চেনাৰাম ডেকা , সম্পাদক বিপুল শইকীয়া, মৃণাল ভাগৱতী , মূলৰ সদস্য গোবিন চন্দ্ৰ দাস , নলিনী বৰা, সেৱা বাহিনীৰ কেন্দ্ৰীয় সদস্য নৱজ্যোতি বৰুৱা, জিলা শিশু আইমাতৃ কল্যাণ শাখা সমিতিৰ উপ-সভানেত্ৰী দীপামণি ভাগৱতী উপস্থিত থাকে । বস্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ সামৰণি পৰে।

ৰেলগাড়ী নং. - 05832

প্ৰয়াগৰাজ জংচনৰ পৰা

পৰ্যন্ত = ১০ টা ট্ৰিপ (সোমবাৰ)

22.60

০-০৯-২০২৪ ৰ পৰা ০২-১২-২০২৪

আগমন প্রস্থান

>5.66 20.20

\$9.06 \$9.56

\$8.66 \$6.00

>2.>0 >2.20

05.20 05.00

08.50 08.50

03.80 05.60

\$5.80 \$5.60

ৰেলগাড়ী নং. - 03028

নিউ জলপাইগুড়িৰ পৰা

১০-১০-২০২৪ ৰ পৰা ০৭-১১-২০২৪

পৰ্যন্ত = ০৪ টা ট্ৰিপ (বৃহস্পতিবাৰ)

30.00 35.00

00.50

আগমন প্রস্থান দিন

মঙল

যোৰহাটত লেখক লক্ষীৰাম দুৱৰা দাসৰ গ্ৰন্থ উন্মোচনী সভা সম্পন্ন

সমিতিৰ উদ্যোগত আৰু বঢ়মপুৰ দৈনন্দিন বাৰ্তাৰ সেৱা, বাহনা, ৩ ছেপ্টেম্বৰঃ যোৰহাটৰ জিলা সাহিত্য সভাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত বৈষ্ণৱ সাহিত্যিক অসম চৰকাৰৰ ভাষা গৌৰৱ বঁটাপ্ৰাপক লক্ষীৰাম দূৱৰা দাসৰ শ্ৰীমদ্ভ ভাগৱত প্ৰথম দ্বিতীয়, একাদশ আৰু দ্বাদশ স্কন্ধৰ শব্দাৰ্থ আৰু সৰলাৰ্থ গ্ৰন্থখন এক গাম্ভীৰ্যপূৰ্ণ সভাত ২ ছেপ্টেম্বৰত উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ড° বসন্ত গোস্বামীয়ে। তিতাবৰ ন-আলি সমীপৰ বিশিষ্ট ব্যক্তি প্ৰদীপ বৰাই প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনৰ উন্নোচনী সভাত সভাপতিত্ব কৰে কাকজান মহাবিদ্যালয় প্ৰাক্তন উপাধ্যক্ষ ড° ধীৰেন কলিতাই। মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাগ নিউজৰ বিশিষ্ট সাংবাদিক উৎপল বৰা আৰু নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে বিশিষ্ট লেখক-সমালোচক হেমচন্দ্র শইকীয়াই। জনপ্রিয় ঘোষক কুমুদ চন্দ্র দাসে পৰিচালনা কৰা সভাখনত বন্তি প্ৰজ্বলন কৰে বিপুল দাসে আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ড° বিপিন খঙ্গীয়া অৱসৰপ্ৰাপ্ত কৃষি বিজ্ঞানী যোৰহাট, পৰিৱেশ কৰ্মী তথা বিশিষ্ট সাংবাদিক জিতু কলিতা, ব্ৰজেন হাজৰিকা, সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজ অসম, জ্যেষ্ঠ সাংবাদিক ৰমেন শইকীয়া, ব্যৱসায়ী সঞ্জয় বৰুৱা আৰু ৰাজীৱ গায়ন সম্পাদক শিক্ষক সন্থা যোৰহাট। শিল্পী সন্ত শইকীয়াৰ লোকগীত পৰিৱেশনেৰে জিপাল কৰি তোলা উন্নোচনী সভাখনত যোৰহাট জিলাখনৰ কেইবাগৰাকীও শিল্পী, সাহিত্যিক, সমাজকৰ্মী উপস্থিত থাকে। লেখক লক্ষীৰাম দুৱৰা দাসে তেওঁৰ শূন্যৰ পৰা শীৰ্ষলৈ আগবঢ়া এই যাত্ৰাত প্ৰায় কৰিখনৰো অধিক গ্ৰন্থ প্ৰণয়ন কৰি অসমীয়া সাহিত্য জগতখনলৈ অৱদান আগবঢ়োৱা কাৰ্যক উপস্থিত সকলোৱে আন্তৰিকতাৰে ধন্যবাদ জনায়। সভাৰ শেষত লেখক লক্ষীৰাম দুৱৰা দাসে উপস্থিত ৰাইজক শলাগৰ শৰাই আগঢ়াই সকলোকে কৃতজ্ঞতা জনায়।

এন.ই. ইলেকট্রনিকছ লিমিটেড

চিআইএন ঃ এল ৩১১০৩এএছ১৯৮৩পিএলচি০০১০৮১ পঞ্জীকৃত কাৰ্যালয় ঃ হাউচ নং ৩৬, এছ, চি, ৰোড উপপথ-৩, আঠগাঁও পুকুৰীপাৰ, গুৱাহাটী-৭৮১০০১, অসম, ইমেইল আইডি ঃ ne_electronic@yahoo.co.in বাৰ্ষিক সাধাৰণ সভা, ই-ভোটিং আৰু বুক ক্লোজাৰৰ জাননী

ইয়াৰ দ্বাৰা জাননী দিয়া হৈছে যে এন.ই.ইলেকট্ৰনিকছ লিমিটেড-ৰ (''কোম্পানী'') সদস্যসকলৰ বাৰ্ষিক নাধাৰণ সভা ("এজিএম") বৃহস্পতিবাৰে, ২৬ ছেপ্টেম্বৰ, ২০২৪ তাৰিখে আবেলি ০৩:০০ বজাত কোম্পানীৰ জাননীত উল্লেখ কৰা অনুসৰি ব্যৱসায়বোৰ লেনদেন কৰিবলৈ কোম্পানীৰ পঞ্জীভুক্ত চাৰ্যালয় হাউচ নং. ৩৬, এছ.চি. ৰোড উপপথ-৩, আঠগাঁও পুকুৰীপাৰ, কামৰূপ, গুৱাহাটী, অসম, ভাৰত ৭৮১০০১ ত অনুষ্ঠিত হ'ব।

ইমেইল আইডি পঞ্জীয়ন কৰা সদস্যসকললৈ ইমেইলযোগে:

কোম্পানী আইন, ২০১৩ৰ ১০৮ নং ধাৰা অনুসৰি ('আইন') সংশোধিত কোম্পানী (পৰিচালনা আৰু শোসন) নিয়ম, ২০১৪ৰ নিয়ম ২০ আৰু ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ডৰ নিয়ম ৪৪ তালিকাকৰণ বাধ্যবাধকতা আৰু প্ৰকাশৰ প্ৰয়োজনীয়তা)ৰ সৈতে পঢ়া নিয়মাৱলী, ২০১৫ ('তালিকাকৰণ নিয়মাৱলী') আৰু ভাৰতৰ কোম্পানী সচিব প্ৰতিষ্ঠানৰ দ্বাৰা জাৰি কৰা সাধাৰণ সভাৰ সচিবালয়ৰ মানদং (এছএছ২) অনুসৰি কোম্পানীয়ে ইয়াৰ সদস্যসকলক কোম্পানীটোৰ এজিএম আহ্বান কৰা জাননীত উল্লেখ কৰা যিকোনো বা সকলো ব্যৱসায়ৰ ওপৰত (ৰিমোট ই-ভোটিং), **নেচনেল ছিকিউৰিটিজ ডিপজিটৰী লিমিটেড ("এনএছডিএল")**ৰ ই-ভোটিং সেৱাৰ জৰিয়তে ইলেকট্ৰনিক মাধ্যমেৰে ভোটাধিকাৰ ব্যৱহাৰ কৰাৰ সুবিধা প্ৰদান কৰিছে। আইন আৰু ইয়াৰ অধীনত নিয়ম অনুসৰি সবিশেষ তলত

- ক) ভৌতিক ৰূপতবা ডিমেটেৰিয়েলাইজড ৰূপত শ্বেয়াৰ থকা সদস্য আৰু যাৰ নাম সদস্যৰ পঞ্জীত বা ডিপজিটৰীসমূহে ৰক্ষণাবেক্ষণ কৰা হিতাধিকাৰীৰ পঞ্জীত লিপিবন্ধ কৰা হয়, কাট অফ তাৰিখ অৰ্থাৎ ১৯ ছেপ্টেম্বৰ, ২০২৪ ('যোগ্য সদস্য') অনুসৰি কোম্পানীটোৰ এজিএম আহ্বান কৰা জাননীত উল্লেখ কৰা যিকোনো বা সকলো ব্যৱসায়ৰ ওপৰত এজিএমত অনুষ্ঠিত হ'বলগীয়া ভোটদানৰ লগতে ৰিমোট ই-ভোটিঙৰ দ্বাৰা নিজৰ ভোটাধিকাৰ ব্যৱহাৰ কৰাৰ অধিকাৰ থাকিব ৰিমোট ই-ভোটিং ২৩ ছেপ্টেম্বৰ, ২০২৪ তাৰিখে বুধবাৰে বিয়লি ৫:০০ বজাত আৰম্ভ হ'ব;
- ৰিমোট ই-ভোটিং ২৫ ছেপ্টেম্বৰ, ২০২৪ তাৰিখে বুধবাৰে বিয়লি ৫:০০ বজাত শেষ হ'ব; ইয়াৰ পিছত ভোটদানৰ বাবে ৰিমোট ই-ভোটিং মডিউলটো অক্ষম কৰা হ'ব আৰু তাৰ পিছত ইলেকট্ৰনিক মাধ্যমেৰে ভোটদানৰ অনুমতি দিয়া নহ'ব। কোনো সদস্যই এবাৰ কোনো প্ৰস্তাৱৰ ওপৰত ভোটদান কৰিলে, সদস্যজনক পৰৱৰ্তী সময়ত সেইটো সলনি কৰিবলৈ দিয়া নহ'ব; সদস্যসকলে মন কৰিব যেঃ
- বেলট পেপাৰৰ জৰিয়তে ভোটদানৰ সুবিধা এজিএমত উপলব্ধ কৰা হ'ব আৰু যিসকল সদস্যই ৰিমোট ই-ভোটিঙৰ জৰিয়তে ভোটদান কৰা নাই, তেওঁলোকে বেলট পেপাৰৰ জৰিয়তে সভাত নিজৰ অধিকাৰ ব্যৱহাৰ কৰিব পাৰিব-কোনো সদস্যই ৰিমোট ই-ভোটিঙৰ জৰিয়তে ভোটাধিকাৰ প্ৰয়োগ কৰাৰ পিছতো এজিএমত
- অংশগ্ৰহণ কৰিব পাৰিব কিন্তু এজিএমত ভোটদান কৰিবলৈ দিয়া নহ'ব। যদি কোনো ব্যক্তি এজিএম জাননী প্ৰেৰণ কৰাৰ পিছত কিন্তু কাট অফ তাৰিখ অৰ্থাৎ ১৯ ছেপ্টেম্বৰ ২০২৪ বা তাৰ আগতে কোম্পানীটোৰ সদস্য হৈছে, তেওঁ evoting@nsdl.co.in লৈ অনুৰোধ প্ৰেৰণ কৰি লগইন আইডি আৰু পাছৱৰ্ড লাভ কৰিব পাৰিব
- যিজন ব্যক্তিৰ নাম সদস্যৰ পঞ্জীতবা কাট-অফ তাৰিখৰ ডিপজিটৰীৰ দ্বাৰা ৰক্ষণাবেক্ষণ কৰা লাভজনৰ মালিকৰ পঞ্জীত কৰা হৈছে, তেওঁ কেৱল ৰিমোট ই-ভোটিঙৰ সুবিধা প্ৰাপ্ত কৰাৰ লগতে বেলট পেপাৰৰ জৰিয়তে এজিএমত ভোটদান কৰাৰ অধিকাৰ প্ৰাপ্ত কৰিব।
- কোনো ধৰণৰ জিজ্ঞাসাৰ ক্ষেত্ৰত আপুনি সদস্যসকলৰ বাবে সঘনাই সোধা প্ৰশ্ন (এফএকিউ) আৰু সদস্যসকলৰ বাবে ই-ভোটিং ব্যৱহাৰকাৰী হাতপুথি চাব পাৰে যি of http:// www.evoting.nsdl.comৰ ডাউনলোড অংশত উপলব্ধ বা কোম্পানী সচিব আৰু বিষয়া শ্ৰী বিজয় কুমাৰ ne_electronic@yahoo.co.in.ত যোগাযোগ কৰিব পাৰে।
- ৰিমোট ই-ভোটিং আৰু ইনষ্টা পোল প্ৰক্ৰিয়াৰ জৰিয়তে ভোটদানৰ ক্ষেত্ৰত ন্যায্য আৰু স্বচ্ছ পদ্ধতি পৰীক্ষা-নিৰীক্ষা কৰিবলৈ পৰিচালনা সমিতিয়ে প্ৰেকটিছিং কোম্পানী ছেক্ৰেটৰী শ্ৰী আকা গোৱেলক সক্ৰুটিনাইজাৰ হিচাপে নিযুক্তি দিয়া হৈছে।
- e) এজিএমৰ বাবে ২০ ছেপ্টেম্বৰ ২০২৪ তাৰিখ শুকুৰবাৰৰ পৰা ২৬ ছেপ্টেম্বৰ ২০২৪ তাৰিখ বৃহস্পতিবাৰলৈকে (দুয়োটা দিনকে ধৰি) কোম্পানীটোৰ সদস্যৰ পঞ্জীয়ন আৰু শ্বেয়াৰ স্থানান্তৰ বুক স্যসকলে ৰিমোট ই-ভোটিঙৰল বিশদ প্ৰক্ৰিয়া আৰু পদ্ধতিৰ বাবে এজিএমৰ জাননীৰ চাব পাৰে

কাম্পানীটোৰ সদস্যসকলৰ যিকোনো অভিযোগ বা প্ৰশ্ন, ইলেকট্ৰনিক ভোটিঙৰ সৈতে জড়িতৰ ক্ষেত্ৰত

ওপৰত দিয়া বিৱৰণ অনুসৰি সম্বোধন কৰিব পাৰে বা কোম্পানীটোৰ কৰ্পৰেট কাৰ্যালয়ত কোম্পানী ছক্ৰেটৰীলৈ লিখিব পাৰে এজিএম আহ্বান কৰা জাননী আৰু অন্যান্য প্ৰাসংগিক নথিপত্ৰ কোম্পানীটোৰ ৱেবছাইট www.neelectronics.co.in আৰু এনএছডিএলৰ

www.evoting.nsdl.comত উপলব্ধ হ'ব। ব'ৰ্ডৰ নিৰ্দেশ অনৰ্সা এন.ই.ইলেকটনিকছ লিমিটেডৰ ট

> (স্বপন সৰকাৰ ডিআইএনঃ ০৫১৪৯৪৪

39.30 39.50 \$8.00 \$8.80 ১৩.৫৫ ১৩.৫৭ ১৩.২৮ ১৩.৩০

শুকুৰ

ব্ৰেক, লাগেজ কাম জেনেৰেটৰ কাৰ (এটা) আৰু এছএলআৰডি (এটা) = ২১ টা ডবা। মহাপ্ৰবন্ধক (অপাৰেচন) উত্তৰ পূব সীমান্ত ৰেলৱে হাঁহিমুখে গ্ৰাহকলৈ সেৱা

punjab national bank ...the name you can BANK upon!

মণ্ডল কার্যালয় ঃ নগাঁও মণ্ডল, সস্ত্র কেন্দ্র, বিএছএনএল ভৱন, এ টি ৰোড, নগাঁও-৭৮২০০৩ টেলিফোন নংঃ ০৩৬৭২ -২৩০৩৯৯, ইমেইল আইডিঃ cs8287@pnb.co.in

বিক্রী জাননী স্থাৱৰ সম্পত্তি বিক্ৰীৰ বাবে

বিত্তীয় সম্পদৰ প্ৰতিভৃতিকৰণ আৰু পুনৰগঠন আৰু প্ৰতিভৃতিৰ স্বাৰ্থ আইন, ২০০২ৰ অধীনৰ সৈতে প্ৰতিভৃতি স্বাৰ্থ (বলৱংকৰণ) বিধি, ২০০২ৰ বিধি ৮(৬)ৰ ব্যৱস্থাৱলীৰ জৰিয়তে স্থাৱৰ সম্পত্তিৰ বিক্ৰীৰ বাবে ই-নিলাম বিক্ৰী জাননী।

তাৰিখঃ ০৩.০৯.২০২৪

ইয়াৰ জৰিয়তে জনসাধাৰণ আৰু বিশেষভাৱে ঋণী(সকল) আৰু জামিনদাৰ(সকল)লৈ জাননী জাৰি কৰা হয় যে তলত বিৱৰণ দিয়া স্থাৱৰ সম্পত্তিবোৰ নিশ্চিত ঋণদাতাৰ ওচৰত বন্ধকীকৃত/দায়িবদ্ধ, যাৰ গঠনমূলক/কায়িক/প্ৰতীকী দখল বেংকে/নিশ্চিত ঋণ দাতাৰ কৰ্তৃত্বশীল বিষয়াই লৈ থৈছে সংশ্লিষ্ট ঋণী(সকল) আৰু জামিনদাৰ(সকল)ৰ পৰা বেংক/নিশ্চিত ঋণাণাতাৰ ওচৰত দেয় আদায় কৰাৰ বাবে সেইবোৰ তলত উল্লেখ কৰা তাৰিখত 'ষ'ত **যিদৰে আছে', 'য'ত যেনেকৈ আছে'** আৰু 'তাত <mark>যি আছে'</mark> ভিত্তিত বিক্ৰী কৰা হ'ব।

সংশ্লি	ষ্ট সম্পত্তিবোৰৰ বিপৰীতে সংৰক্ষিত মূল্য আৰু আমানতৰ ধন, তলৰ তালিকাত দিয়া হৈছে।	প্ৰতিভূতি সম্পদৰ অনু	<u>সূচী</u>			
লট নং.	(ক) শাখাৰ নাম (খ) একাউণ্টৰ নাম (গ) ঋণী/জামিনদাৰৰ একাউণ্টৰ নাম আৰু ঠিকনা	বন্ধকীকৃত স্থাৱৰ সম্পত্তিৰ বিৱৰণ/ স্বত্বাধিকাৰৰ নাম (সম্পত্তি(বোৰ)ৰ বন্ধকদাৰ)	ক) ছাৰফেছী আইন২০০২ৰ ধাৰা ১৩(২) ৰ অধিনত দাবী পত্ৰৰ তাৰিখ খ) ৩১-০৮-২০২৪ তাৰিখত অনাদায় ধনৰ পৰিমাণ গ) ছাৰফেছী আইন ২০০২ৰ ধাৰা ১৩(৪)ৰ অধিনত দখলৰ তাৰিখ ঘ) দখলৰ প্ৰকৃতি প্ৰতীকি/কায়িক/ গঠনমূলক	ক) সংৰক্ষিত মূল্য খ) ইএমডি (ইএমডি জমা দিয়াৰ অন্তিম তাৰিখ) গ) নিবিদা বৰ্দ্ধিত পৰিমাণ	ই-নিলামৰ তাৰিখ/সময়	নিশ্চিত ঋণদাতাৰ দ্বাৰা জ্ঞাত দায়বদ্ধতা বিতং
>	পিএনবি -বঢ়মপুৰ দিলু কুমাৰ দাস স্বৰ্গীয় দিলু কুমাৰ দাস (আইনী উত্তৰাধিকাৰী পূৰ্ণিমা ভাগবতী দাসৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা), পিতা - স্বৰ্গীয় যোগেশ্বৰ দাস, গাঁও-কমাৰগাঁও, ডাক-ননৈ, জিলা-নগাঁও (অসম)-৭৮২১০১। শ্ৰীমতী পূৰ্ণিমা ভাগবতী দাস, স্বামী - স্বৰ্গীয় দিলু কুমাৰ দাস, গাঁও-কমাৰগাঁও, ডাক-ননৈ, জিলা-নগাঁও (অসম)-৭৮২১০১।	কিছাম-কমাৰ, মৌজা-কন্দলি, জিলা- নগাঁও, অসমত অৱস্থিত দাগ নং-৬৮, পট্টা নং- ১২ ৰ দ্বাৰা সামৰি লোৱা ০১ বিষা, ০৩ কঠা আৰু ০২ লোচা জোখৰ ভূমি আৰু ভৱনা সম্পত্তিৰ গৰাকী ঃ স্বৰ্গীয় দিলু কুমাৰ দাস, পিতা - স্বৰ্গীয় যোগেশ্বৰ দাস	ক) ২৩-১২-২০২১ খ) ১৬,২০,০৩৭.০৯ টকা + ০১-০৯-২০২৪ৰ পৰা অতিৰিক্ত সুত গ) ১৫-০৬-২০২২	ক) ৩৩.৪২ লাখ টকা খ) ৩.৩৪ লাখ টকা গ) ০.০৫ লাখ টকা	১৯/০৯/২০২৪ ৰ পুৱা ১১:০০ বজাৰ পৰা আবেলি ০৪.০০ বজালৈ	বেংকৰ জ্ঞাত নহ
N	পিএনবি - লাহৰীঘাট সুনীতি ডেকা ৰবেল গড়াউন মেচাৰ্ছসুনীতি ডেকা ৰবেল গড়াউন মেচাৰ্ছসুনীতি ডেকা ৰবেল গড়াউন মেচাৰ্ছসুনীতি ডেকা ৰবেল গড়াউন (স্বত্বাধিকাৰী: খ্রী সুন্তি ডেকা), পিতা - স্বৰ্গীয় দয়া ৰাম ডেকা, গাঁও-এৰাগাঁও, বার্ড নং-২, মবিগাঁও টাউন, জিলা-মবিগাঁও, অসম-৭৮২১২৭। খ্রী সুন্তি ডেকা (মেচাৰ্ছসুনীতি ডেকা ৰবেল গড়াউনৰ স্বত্বাধিকাৰী) পিতা - স্বৰ্গীয় দয়া ৰাম ডেকা, গাঁও-এৰাগাঁও, বার্ড নং-২, মবিগাঁও টাউন, জিলা-মবিগাঁও, অসম-৭৮২১২৭। খ্রীমতী মেডেলী দেউৰী (স্বৰ্গীয় মহেন্দ্র দেউৰীৰ আইনী উত্তৰাধিকাৰী), পামী - স্বৰ্গীয় মহেন্দ্র দেউৰী, গাঁও-বগলীপাৰা, ডাক-চেতুবাইখাইটি, থানা - মবিগাঁও, জিলা-মবিগাঁও, অসম-৭৮২১২৭। খ্রী মক্পে দেউৰী (স্বৰ্গীয় মহেন্দ্র দেউৰীৰ আইনী উত্তৰাধিকাৰী), পিতা - স্বৰ্গীয় মহেন্দ্র দেউৰীৰ আইনী উত্তৰাধিকাৰী), পাম-৭৮২১২৭। খ্রী মাইন্দ্রে দেউৰী, গাঁও-বগলীপাৰা, ডাক-চেতুবাইখাইটি, থানা - মবিগাঁও, জিলা-মবিগাঁও, অসম-৭৮২১২৭। খ্রী বুঞ্জো দেউৰী, গাঁও-বগলীপাৰা, ডাক-চেতুবাইখাইটি, থানা - মবিগাঁও, জিলা-মবিগাঁও, জলা-মবিগাঁও, অসম-৭৮২১২৭। খ্রী বুঞ্জো দেউৰী, গাঁও-বগলীপাৰা, ডাক-চেতুবাইখাইটি, থানা - মবিগাঁও, জিলা-মবিগাঁও, অসম-৭৮২১২৭। খ্রী বঞ্জো দেউৰী, গাঁও-বগলীপাৰা, ডাক-চেতুবাইখাইটি, থানা - মবিগাঁও, জিলা-মবিগাঁও, অসম-৭৮২১২৭। খ্রী বঞ্জো দেউৰী (স্বৰ্গীয় মহেন্দ্র দেউৰীৰ আইনী উত্তৰাধিকাৰী), পিতা - স্বৰ্গীয় মহেন্দ্র দেউৰীৰ আইনী উত্তৰাধিকাৰী), পিতা - স্বৰ্গীয় মহেন্দ্র দেউৰীৰ অইনী উত্তৰাধিকাৰী), পিতা - স্বৰ্গীয় মহেন্দ্র দেউৰীৰ অইনী উত্তৰাধিকাৰী), পিতা - স্বৰ্গীয় মহেন্দ্র দেউৰীৰ অইনী উত্তৰাধিকাৰী), পিতা - স্বৰ্গীয় মহেন্দ্র দেউৰী, গাঁও-বগলীপাৰা, ডাক-চেতুবাইখাইটি, থানা - মবিগাঁও, জিলা-মবিগাঁও, জসম-৭৮২১১৭।	কিছাম-বগলীপাৰা, মৌজা-লাহৰীঘাট, জিলা-মৰিগাঁও, অসমত অৱস্থিত দাগ নং-২৭২, পট্টা নং- ৪৮ ৰ দ্বাৰা সামৰি লোৱা ০১ বিঘা আৰু ০৫ লোচা জোখৰ ভূমি আৰু ভৱন। সম্পন্তিৰ গৰাকী ঃ ক্ষৰ্গীয় মহেন্দ্ৰ দেউৰী, পিতা - স্বৰ্গীয় পানী ৰাম দেউৰী।	খ) ৯৪,৫৩,২২১.৫৫ টকা +	ক) ৬৬.২৪ লাখ টকা খ) ৬.৬২ লাখ টকা গ) ০.০৫ লাখ টকা	১৯/০৯/২০২৪ ৰ পুৱা ১১:০০ বজাৰ পৰা আবেলি ০৪.০০ বজালৈ	বেংকৰ জ্ঞাত নহয়

ই-নিলাম বিক্ৰীৰ চৰ্তাৱলী ঃ

বিক্ৰী প্ৰতিভূতি স্বাৰ্থ (বলৱৎকৰণ) বিধি ২০০২ত নিৰ্দ্ধাৰিত চৰ্তাৱলী আৰু নিম্নোক্ত পৰৱৰ্তী চৰ্ত অনুসৰি হ'বঃ

১। সম্পত্তিবোৰ "**ষ'ত যিদৰে আছে ভিত্তিত"** আৰু **"ষ'ত যি আছে ভিত্তিত"** আৰু **"তাত যি আছে ভিত্তিত"** বিক্ৰী হ'ব।

২। প্ৰপূৰৰ অনুসূচীত নিৰ্দ্ধাৰিত প্ৰতিভূত্ি সম্পদৰ তথ্যবোৰ কৰ্তৃত্বশীল বিষয়াৰ দ্বাৰা প্ৰাপ্ত সৰ্বোচ্চ তথ্য অনুসৰি লিপিবদ্ধ, কিন্তু এই ঘোষণাত কোনো ভুল, ভুল বিবৃতি অথবা অতথ্যৰ বাবে কৰ্তৃত্বশীল বিষয়া জবাবদিহি নহ'ব। ৩। বিক্ৰী নিম্নস্বাক্ষৰকাৰীৰ দ্বাৰা ৱেবছাইট https://ebkray.in ত থকা ই-নিলাম মঞ্চৰ জৰিয়তে ১৯/০৯/২০২৪ ৰ পুৱা ১১:০০ বজাত হ'ব।

৪। বিক্ৰীৰ বিতং চৰ্তাৱলীৰ বাবে অনুগ্ৰহ কৰি https://ebkray.in আৰু www.pnbindia.in ত চাওক। তাৰিখঃ ০৪-০৯-২০২৪, স্থানঃ নগাঁও

স্বাক্ষৰ/-, কৰ্তৃত্বশীল বিষয়া, পঞ্জাৱ নেচনেল বেংক, নিশ্চিত ঋণদাতা ছাৰফেছী আইন, ২০০২ ৰ নিয়ম ৮(৬)ৰ অধীনত বিধিগত বিক্ৰীৰ জাননী

ছমৰীয়াৰ নেউলডোৱাত পানীত পৰি মৃত্যু হোৱা মহিলাৰ ঘৰত সমাজসেৱকু মেহবুব আলী

দৈনন্দিন বাৰ্তাৰ সেৱা, ছমৰীয়া, **৩ ছেপ্টেম্বৰ** ঃ কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত নেউলডোৱাত যোৱা কিছু দিন পূৰ্বে এগৰাকী গৰ্ভৱতী মহিলা কলগছৰ ভূঁৰেৰে কলহী নদীৰ সুঁতি পাৰ হ'ব লওঁতেই সন্ধানহীন হৈ পিছত শোকাৱহ মৃত্যুক আঁকোৱালি লোৱা দুর্ভগীয়া পৰিয়ালত আজি সমাজসেৱক মেহবুব আলী উপস্থিত হয়। উল্লেখ্য যে সন্ধান হীন মহিলা গৰাকী নেউলডোৱা গাঁৱৰ নুৰুল ইচলামৰ পত্নী ৰাশ্বিদা বেগম (২৭)।মহিলাগৰাকী পানীত পৰি সন্ধানহীন হোৱাৰে পৰা স্থানীয় লোক, ছমৰীয়া আৰক্ষী আৰু বকো এছ ডি আৰ এফ বাহিনীৰ লোকে উদ্ধাৰ অভিযান চলাইছিল যদিও অৱশেষত তিনি দিনৰ অন্তত সন্ধানহীন হোৱা স্থানৰ পৰা কিছু নিলগত মহিলাগৰাকীৰ মৃতদেহ পানীত ওপঙি উঠাত স্থানীয় লোকে উদ্ধাৰ কৰি আৰক্ষীক অৱগত কৰিছিল। আৰক্ষীৰ সহযোগত মৰণোত্তৰ পৰীক্ষা সমাপ্ত কৰি কৱৰস্থ কৰিছিল। উক্ত পৰিয়ালত আজি সমাজসেৱক মেহবুব আলী উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। লগতে মৃত মহিলাগৰাকীৰ সাতবছৰীয়া চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰা ছোৱালীজনীৰ উচ্চ মাধ্যমিক পৰ্যায়লৈকে লিখা পঢ়াৰ যাৱতীয় দায়িত্ব গ্ৰহণ কৰে।

সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি আহ্বায়ক হেমন্ত কলিতাই। বিশিষ্ট সংগীত শিল্পী

তালকদাৰে। অংশগ্ৰহণ কৰা প্ৰতিগৰাকী বিশিষ্ট অতিথিক গামোচা আৰু কিতাপৰ উদ্যোক্তাসকলে।সভাত গুইয়া উচ্চ আৰু ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি সাৰুৱা

আৰু

কেইবাখনো বিদ্যালয়ৰ পৰা অহা বহুসংখ্যক আধুনিক নৃত্যই সভাত উপস্থিত সকলো প্ৰতিযোগীক প্ৰতিযোগিতাত টোপোলাৰে আদৰণি জনাই কৰ্মচাৰী মনিন দেৱান, উপেন ডেকা, বিদ্যালয়ৰ আতিথ্যত শনিবাৰে বিদ্যালয়খনৰ বঁটা বিতৰণী আৰু আলোচনা সভাৰ আঁত ধৰে মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা সাহিত্যানুৰাগীয়ে অংশগ্ৰহণ কৰা সভাত ঞেক্ষাগৃহত ছাত্ৰ-ছাত্ৰী বাবে নিৰ্ধাৰিত বিষয়ৰ শাখাটিৰ সম্পাদক তথা কামৰূপ জিলা সাহিত্য 🛮 ৰঙিয়াৰ ৰণ্দিয়া (শতদল) সাহিত্য সভাৰ 🗡 সমজু ৱালৈ 👩 ত জ্ঞতা প্ৰকাশ কৰি সভাৰ মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ আজীৱন সভ্য নবীন চন্দ্ৰ দাসে অভ্যাগত ধন্যবাদসূচক বক্তব্য আগবঢ়ায় উদ্যোক্তা এই বক্তব্য আগবঢ়াই বিশিষ্ট সাহিত্যকৰ্মী হেমন্ত শশধৰ ডেকাৰ পৰিচালনাত বিদ্যালয়খনৰ বক্তব্য ৰাখে। অনুষ্ঠানত মদাৰতলা সাহিত্য সভাৰ মাতৃ ভাষা-ৰাজ্যভাষা কলিতাই। অনুষ্ঠানটিত পুৱাৰ ভাগত অসম ছাত্ৰীসকল ক্ৰমে পৰী ডেকা, ৰিম্পী ডেকা, সাদৰী (শতদল) সাহিত্য সভাৰ আকাশ প্ৰয়োগ সমিতিৰ আহু ায়ক হে মন্ত তৃষ্ণা ডেকা, নিকুমণি ডেকা, লীনা ডেকা, উপ-সমিতিৰ আহুায়িকা পলী ডেকা, কলিতাই। শেষত জাতীয় সংগীত

সাদৰী (শতদল) সাহিত্য সভাৰ সভাপতি জিনা ডেকা, মিঠুমা বেগম, লিজা আখতাৰা, মিলনজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশনেৰে সভাৰ সফল সামৰণি হয়। নগাও মেলেৰিয়া বিভাগৰ



দৈনন্দিন বাৰ্তাৰ সেৱা, নগাঁও, ৩ ছেপ্টেম্বৰ ঃ নগাঁও স্বাস্থ্য বিভাগৰ অধীনস্থ নগাঁও জিলা মেলেৰিয়া বিভাগৰ মুখ্য সহায়ক নিজৰা শইকীয়াক আজি বিদায় সম্বর্ধনা জনোৱা হয়। নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ফণী পাঠকৰ সভাপতিত্বত অনুষ্ঠিত

বিদায় সভাত অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ দিলীপ শৰ্মাই নিজৰা শইকীয়াৰ কৰ্মজীৱনৰ বিষয়ে উল্লেখ কৰি কয় নিজৰা শইকীয়া এগৰাকী নিষ্ঠাৱান কৰ্মচাৰী হিচাপে সততাৰে সেৱা আগবঢ়াইছিল। নগাঁও জিলা স্বাস্থ্য বিভাগৰ মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ বীণাপাণি নেওগে কৰে। সভাত অতিৰিক্ত স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডা° কবিতা বৰুৱা, জিলা

কৰ্মচাৰীগৰাকীয়ে একাগ্ৰতা

আগবঢ়োৱাৰ কথা উল্লেখ

নিষ্ঠাৰে সেৱা

মেলেৰিয়া বিষয়া সান্ত্ৰনা শৰ্মা, পৰিদৰ্শক শ্বেহনাজ বেগম, কৰ্মচাৰী মিত্ৰকমল বৰা, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী গুণকান্ত বৰাসহ বিভাগৰ বিষয়া-কৰ্মচাৰী আদিয়ে অংশগ্ৰহণ কৰে। জিলা মেলেৰিয়া বিভাগৰ তৰফৰ পৰা বিদায়ী কৰ্মচাৰীগৰাকীক ফুলাম গামোচা, শৰাই, সম্ভাষণ পত্ৰ আদি প্ৰদান কৰা হয়। সভাত অৱসৰী কৰ্মচাৰীগৰাকীয়ে নিজৰ অনুভৱ ব্যক্ত কৰে। উল্লেখ

উজনি অসমলৈ দেশী জনগোষ্ঠীয় মঞ্চৰ সঁজাতী দলৰ শুভেচ্ছা ভ্ৰমণ

দৈনন্দিন বাৰ্তাৰ সেৱা, বকো, ৩ ছেপ্টেম্বৰঃ আজি দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ কেন্দ্ৰীয় সভাপতি ইছলামূল হক মণ্ডলৰ নেতৃত্বত মঞ্চৰ সাধাৰণ সম্পাাদক ছহিদূল ইছলাম, সাংগঠনিক সম্পাদক আব্দুল জলিল আৰু বিলাসীপাৰা জিলা সভাপতি জ লফিকাৰ আলী শ্বেখৰ এক সঁজাতী দলে উজনি অসম ভ্ৰমণ কৰি শিৱসাগৰ জয়সাগৰ বৰপুখুৰীৰ পাৰত থকা টুৰিষ্ট লজত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কাৰ্যকৰী সভাপতি মনিৰুল ইছলাম বৰাক লগত লৈ এখন সংবাদ মেল অনষ্ঠিত কৰে। সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত মঞ্চৰ কেন্দ্ৰীয় সভাপতিয়ে দেশী জনগোষ্ঠীৰ ইতিহাস আৰু বৰ্তমানৰ পৰিস্থিতি তথা উজনিলৈ কাম কৰিবলৈ অহা দেশী শ্ৰমিকসকলৰ নিৰাপত্তা



মনিৰুল ইছলাম বৰাৰ আতিথ্যত সন্থাৰ শীৰ্ষ নেতৃদ্বয়ে অসমৰ চলিহা আৰু সদৌ অসম তাই লগত লৈ আগবঢ়াৰ আৰু আলোচনাত মিলিত হয় । আলোচনা

সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।

সুনিশ্চিত কৰা সম্পৰ্কে বিশদ ব্যাখ্যা দাঙি কালত বীৰ লাচিত সেনা

ধৰা হয়। ইয়াৰ উপৰি সঁজাতী দলটোৱে আৰু তাই -আহোম ছাত্ৰ বীৰ লাচিত সেনাৰ সচিব শৃংখল ভূমিপুত্ৰ দেশী জনগোষ্ঠীক আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত উজনিলৈ কাম কৰিবলৈ গগৈৰ লগত এক দীঘলীয়া অহা দেশী শ্ৰমিকসকলক

হোজাইৰ চামৰালিত প্ৰচণ্ড মাৰপিটত আহত দুজন, গোচৰ ৰুজু

দৈনন্দিন বাৰ্তাৰ সেৱা. মোৰাঝাৰ. ৩ ছেপ্টেম্বৰঃ হোজাই জিলাৰ চামৰালিত ৰবিবাৰে সংঘটিত হয় এক মাৰপিটৰ ঘটনা। চৌধুৰী বজাৰৰ পৰা দুই ভাই ককাই সন্ধিয়াৰ পাছত ঘৰ অভিমুখে যাওঁতে বাট আগচি মাৰপিট সংঘটিত কৰি টকা লুটপাত কৰি লৈ যোৱাৰ অভিযোগ উঠিছে। খবৰ অনুসৰি, দুজন ব্যক্তিয়ে মাৰপিট সংঘটিত কৰি ত্ৰিছ হাজাৰ টকা লুট কৰাৰ উঠিছে বিস্ফোৰক অভিযোগ। মাৰপিটৰ আক্ৰমণৰ বলি হোৱা মধ্যম চামৰালিৰ দুজন লোক ক্ৰমে মুহাম্মদ চাহাব উদ্দিন আৰু জাহিৰুল ইছলাম। আক্ৰমণৰ বলি হোৱা লোক দুজনে মাৰপিট সংঘটিত কৰা দুৰ্বৃত্তক চিনাক্ত কৰিছে বুলি সদৰী কৰে। আব্দুল হামিদ আৰু আব্দুল্লা নামৰ দুই ব্যক্তিয়ে এই মাৰপিটৰ ঘটনা সংঘটিত কৰিছে বুলি অভিযোগকাৰীয়ে কয়। উল্লেখ্য আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা লোক দুজনক চৌধুৰী বজাৰ টহলদাৰী আৰক্ষী চকীয়ে প্ৰাথমিক চিকিৎসাৰ বাবে নীলবাগান মডেল চিকিৎসালয়ত যোৱানিশা পঠিয়ায় বুলি খবৰ পোৱা গৈছে। এই ঘটনা সংক্ৰান্তত অভিযোগকাৰীয়ে ন্যায় বিচাৰি চৌধুৰী বজাৰ টহলদাৰী আৰক্ষী চকীত আব্দুল হামিদ আৰু আৰুল্লাৰ ওপৰত ৰুজু কৰিছে গোচৰ। আৰক্ষীয়ে গোচৰৰ ভিত্তিত আৰম্ভ কৰিছে তদন্ত। আৰক্ষীৰ তদন্তৰ অন্তত ঘটনাৰ প্ৰকৃত ৰহস্য

পোহৰলৈ আহিব।

প্রাগ বৈছিমি ছিন্থেটিকছ লিমিটেড

চিআইএন নং. ঃ এল১৭১২৪এএছ১৯৮৭পিএলচি০০২৭৫৮ পঞ্জীকৃত কাৰ্যালয়ঃ হাউচ নং ১৯, অম্বিকাগিৰি নগৰ, মিলন পথ, আৰ জি বৰুৱা পথ, গুৱাহাটী-৭৮১০২৪, টেলিফোন ঃ + ৯১-০৩৬০ ২২০০৪৭৩, বেবছাইটঃ www.pragbosimi.com ইমেইল ঃ secretarial@bosimi.com

বাৰ্ষিক সাধাৰণ সভাৰ জাননী (এজিএম)

ইয়াৰ দ্বাৰা জাননী দিয়া হৈছে যে এজিএমৰ জাননীত উল্লেখ কৰা অনুসূৰি ব্যৱসায়ৰ লেনদেন কৰাৰ বাবে ভিডিঅ' কনফাৰেন্সিং (ভিচি)/অন্যান্য অডিঅ' ভিজুৱেল মাধ্যম (অএভিএম)ৰ জৰিয়তে বৃহস্পতিৰাৰে, ২৬ ছেপ্টেম্বৰ, ২০২৪ তাৰিখে আবেলি ৩.৩০ বজাত কোম্পানীৰ সদস্যসকলৰ ৩২তম্ বাৰ্ষিক সাধাৰণ কোম্পানী আইন, ২০১৩-ৰ ধাৰা ৯১-ৰ ক্ষেত্ৰত এনে উদ্দেশ্যৰ বাবে কোম্পানীৰ সদস্য পঞ্জী আৰু শ্বেয়া

স্থানান্তৰ বুক ১৯ ছেপ্টেম্বৰ২০২৪ ৰ পৰা ২৬ ছেপ্টেম্বৰ ২০২৪ তাৰিখলৈ বন্ধ থাকিব। বাৰ্ষিকপ্ৰতিবেদন২০২৩-২৪ আৰু উক্ত এজিএম কমিউনিটিং আৰু ই-ভোটিঙৰ নিৰ্দেশনাৰ সৈতে ইতিমধ্যে ই-মেইল যোগে ৩ ছেপ্টেম্বৰ ২০২৪ তাৰিখে কোম্পানীৰ শ্বেয়াৰ হোল্ডাৰসকললৈ প্ৰেৰণ কৰা হৈছে আৰু সেয়া কোম্পানীৰ ৱেবছাইট www.pragbosimi.com তো উপলব্ধ আৰু তাৰ পৰা ডাউনলোড কৰিব পাৰিবা বৈকল্পিকভাৱে https://www.evoting.nsdl.com পৰাও ডাউনলোড কৰিব

শ্ৰমাৰ হোল্ডাৰসকলক তেওঁলোকৰ ই-মেইল ঠিকনা পঞ্জীয়ন কৰিবলৈ আৰু আৰটিএ/ডিপজিটৰীলৈ লিখি সমুয়ে সুময়ে সলনি কৰিবলৈ অনুৰোধ কৰা হৈছে। কোম্পানীৰ নিয়ম২০ (ব্যৱস্থাপনা আৰু প্ৰশাসন) সংশোধিত নিয়ম ২০১৫ আৰু ছেবিএলঅ'ডিআ নিয়মাৱলী, ২০১৫-ৰ নিয়ম ৪৪ৰ সৈতে পঢ়া কোম্পানী আইন ২০১৩-ৰ ধাৰা ১০৮ অনুসৰি কোম্পানীটোৱে সদস্যসকলক উক্ত এজিএমত বিবেচনা কৰিবলগীয়া প্ৰস্তাৱটোৰ ওপৰত ভোটদানৰ অধিকাৰ প্ৰয়োগ কৰাৰ সুবিধাৰ ব্যৱস্থা কৰিছে, যিটো নেচনেলু ছিকিউৰিটিজ ডিপোজিটৰী (ইণ্ডিয়া) লিমিটেডে

(এনএছডি) পৰিচালনা কৰিবলগীয়া ওপৰোক্ত এজিএম (ৰিমোটই-ভোটিং) স্থানৰ বাহিৰে আন ঠাইৰ পৰা

ইলেক্ট্ৰনিক ভোটিং প্ৰণালী ব্যৱহাৰ কৰি সদস্যসকলে ভোটদান কৰিব পাৰে। ৰিমোট ই-ভোটিং সোমবাৰে, ২৩ ছেপ্টেম্বৰ, ২০২৪ (পুৱা ৯.০০বজাত) আৰম্ভ হ'ব আৰু বুধবাৰে, ২৫ ছেপ্টেম্বৰ, ২০২৪ (সন্ধিয়া ৫.০০বজাত) সমাপ্ত হ'ব। ই-ভোটিঙৰ সময়ছোৱাত কোম্পানীটোৰ সদস্যসকলে, কাট অফ তাৰিখ অৰ্থাৎ ১৯ ছেপ্টেম্বৰ ২০২৪ত ভৌতিক ৰূপত বা ডিমেটেৰিয়েলাইজড ৰূপত শেয়াৰ ধাৰণ কৰি ইলেক্ট্ৰনিকুভাৱে ভোটদানৰ যোগ্য হ'ব।ই-ভোটিঙৰ সৈতে জড়িত বিশদু নিৰ্দেশনাৰ বাবে সদস্যসকলে অনুগ্ৰহ কৰি বাৰ্ষিক সাধাৰণ সভাৰ জাননীৰ টোকাসমূহ চাব পাৰে। ই-ভোটিং পদ্ধতিৰ সৈতে জড়িত প্ৰশ্ন বা অভিযোগৰ ক্ষেত্ৰত সদস্যসকলে কোম্পানীটোৰ আৰটিএ-ৰ সৈতে যোগাযো

এজিএমৰ পিছত এনএছডিএল পৰ্টেলৰ জৰিয়তে সদস্যসকলক আধাঘণ্টাৰ বাবে ভোটদানৰ সুবিধাও উপলব্ধ কৰা হ'ব। ৰিমেটিই-ভোটিঙৰ দ্বাৰা ভোটদান নকৰা সদস্যসকলে সভাৰ পিছত ভোটদানৰ অধিকাৰ প্ৰয়োগ কৰিবলৈ সক্ষম হ'বু। যিসকল সদস্যাই এজিএম জাননী প্ৰেৰণ কৰাৰ পিছত শ্বেয়াৰ লাভু কৰিছে; তেওঁলোকৰ ভোটদানৰ অধিকাৰ জাননীত উপলব্ধ টোকাত দেখুওৱাৰ দৰে একেধৰণে ব্যৱহাৰ কৰিব পাৰে আৰু আৰটিএ-ক ইনেইলৰ জৰিয়তে বাৰ্ষিক প্ৰতিবেদনৰ সৈতে একেলগে এজিএম জাননী প্ৰদান কৰিবলৈ

ৰিমোটই-ভোটিং সম্পৰ্কীয় প্ৰশ্ন/অভিযোগৰ বাবে, সৃদস্যসকলে নিম্নলিখিত ব্যক্তিজনক যোগাযো কৰিব পাৰে - অশোক শ্ৰেৰুগাৰ, এভিপি-প্ৰযুক্তিগোট, ঠিকনা- লিংক ইনটাইম ইণ্ডিয়া প্ৰাইভেট লিমিটেড চি১০১, ২৪৭পাৰ্ক, এল.বি.এছ, মাৰ্গ, বিখবোলী ৱেন্ত, মুম্বাই — ৪০০০৮৩ ৪৯১৮৬০০০/৭৫০৬০৫৪৫৪৬, ইমেইল আইডিঃ evoting@linkintime.co.ir ashok.sherugar@linkintime.co.in

প্ৰাগ বৈছিমি ছিন্থেটিক লিমিটেডৰ হৈ

স্থান ঃ মুম্বাই তাৰিখ ঃ ০৩ ছেপ্টেম্বৰ, ২০২৪

ৰক্তিম কুমাৰ দাস ডিআইএন নং- ০৫১১৫১২৬

FINANCIAL EXPRESS

PRAG BOSIMI SYNTHETICS LIMITED CIN: L17124AS1987PLC002758

Regd Off.: House no. 19, Ambikagiri Nagar, Milan Path, R.G.Barua Road, Guwahati Assam-781024 IN Tel: +91- 0360 2200473 Website: www.pragbosimi.com E-mail: secretarial@bosimi.com **Notice of Annual General Meeting (AGM)**

Notice is hereby given that the 32nd Annual General Meeting of the Members of the Company will be held on Thursday, the 26th day of September, 2024 at 3.30 P.M. at through Video Conferencing (VC)/ Other Audio Visual Means (OAVM) to transact the business as stated in the Notice of AGM.

The Register of Members and Share Transfer Books of the Company will remain closed from 19th September 2024 to 26th September 2024 (both days inclusive) for such purpose in terms of Section 91 of the Companies Act, 2013.

Annual Report 2023-24 and Notice convening the said AGM together with instructions for e-voting has already been dispatched to the Shareholders of the Company through email on 3rd September 2024 and the same is also available at the website of the Company www.pragbosimi.com and can be downloaded from there or alternatively can be downloaded from https://www.evoting.nsdl.com

The shareholders are requested to register their email address and change therein from time to time by writing to RTA/Depository.

In terms of Section 108 of the Companies Act 2013, read with Rule 20 of Companies (Management and Administration) amended Rules 2015, and Regulation 44 of SEBI LODR Regulations, 2015, the Company has arranged facilities for members to exercise their rights to vote on the resolution proposed to be considered at the said AGM may be transacted by casting of votes by the members using electronic voting system from a place other than that of the venue of the aforesaid AGM (remote e-voting) which will be managed by National Securities Depository (India) Ltd. (NSDL).

The remote e-voting will commence on Monday, Sept 23rd, 2024 (9.00 AM) and will end on Wednesday, Sept 25th, 2024 (5.00 pm). During the e-voting period, members of the Company, holding shares either in physical form or dematerialized form, as on the cut-off date, i.e. 19th September 2024, will be eligible to cast their vote electronically. Detailed instructions pertaining to e-voting, Members may please refer Notes to Notice of the Annual General Meeting. In case of queries or grievances pertaining to the e-voting procedure, Members may get in touch with RTA of the Company.

Members through NSDL Portal for half hour. Members, who have not casted their vote by remote e-voting, shall be able to exercise their right to vote after the Meeting through evoting. For those members, who have acquired shares after dispatch of AGM Notice; can exercise their voting rights in the same manner as indicated in the Notes to Notice and can ask RTA to provide AGM Notice together with Annual Report through email.

The facility of voting through evoting shall also be made available after the AGM to the

For Queries/grievances related to remote e-voting, members may refer to the following person -Ashok Sherugar, AVP - Technology Group; Address - Link Intime India Private Limited C 101, 247 Park, L.B.S. Marg, Vikhroli West, Mumbai - 400083

49186000/7506054546, Email ID: evoting@linkintime.co.in, ashok.sherugar@linkintime.co.in For Prag Bosimi Synthetics Limited.

Place: Mumbai Date: 3rd September 2024

Raktim Kumar Das Whole Time Director DIN No.: 05115126



Registered Office: Sohan Nagar, P. O. Charubeta, Khatima- 262308, Distt Udham Singh Nagar, Uttarakhand, Phone: (05943) 250153-57 Fax: (05943) 250158 Corporate Office: Plot No. 11, Block-A. Infocity-I. Sector-34, Gurgaon-122001, Haryana. Phone: (0124) 4572100, Fax: (0124) 4572199

> Website: www.esterindustries.com. Email: investor@ester.in NOTICE OF THE 38TH ANNUAL GENERAL MEETING AND E-VOTING INFORMATION

NOTICE is hereby given that the 38th Annual General Meeting (AGM) of Ester Industries Limited ("the Company") will be held through Video Conference (VC) Other Audio-Visual Means (OAVM) on Friday, 27th September 2024 at 12:00 Noon (IST) to transact such businesses as set out in the Notice of AGM. The Registered Office of the Company shall be the deemed venue for this meeting

In accordance with General Circulars issued by the Ministry of Corporate Affairs (MCA) and Securities and Exchange Board of India (SEBI), the Notice of AGM and the Annual Report including the Audited Financial Statements for the financial year 2023-24 along with all other related documents required to be attached thereto have been sent on Tuesday, 3rd September 2024 by electronic mode to the Members whose e-mail IDs are registered with the Company, with their Depository Participant(s) or with the Company's Registrar and Share Transfer Agent (RTA) (viz. MAS Services Limited). The aforesaid documents are available on the Company's website at www.esterindustries.com and on the website of the Stock Exchanges i.e. BSE Limited (www.bseindia.com) and National Stock Exchange of India Limited www.nseindia.com) and may also be accessed on the website of National Securities Depository Limited ("NSDL") at www.evoting.nsdl.com

Instructions for Remote E-voting and E-voting during AGM:

- Pursuant to Section 108 of the Companies Act, 2013 read with Rule 20 of the Companies (Management and Administration) Rules, 2014 and Regulation 44 of SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015 the Company is pleased to provide the facility to Members to exercise their right to vote by electronic means on resolutions proposed to be passed at AGM Members holding shares either in physical form or dematerialised form, as on Friday, 20th September 2024 (cut-off date), shall cast their votes through electronic voting facility (remote e-voting/e-voting during the AGM) provided by NSDL. Only those Members whose names are recorded in the Register of Members or in the Register of Beneficial Owners maintained by the Depositories as on the cut-off date shall be entitled to avail the facility of remote e-voting as well as voting during the AGM
- The procedure and detailed instructions for remote e-voting and e-voting during the AGM by the Members holding shares in electronic mode/physical mode and for those who have not registered their e-mail addresses have been provided in the Notice of AGM. The manner in which (a) persons who become Members of the Company after dispatch of the Notice of AGM and holding shares as on Cut-of date (mentioned herein); (b) Members who have forgotten their User ID and password, can obtain/generate the User ID and Password, has also been provided The remote e-voting period will commence at 9.00 A.M. (IST) on Tuesday, 24th
- September, 2024 and will end at 5.00 P.M. (IST) on Thursday, 26th September, 2024. The remote e-voting module shall be disabled for voting and Members shall not be allowed to cast their votes thereafter. Once the vote on a resolution is cast by the Members, the Members shall not be allowed to change it subsequently.
- The facility for voting through electronic voting system will also be available a the time of AGM and the Members attending the AGM who have not cast their votes by remote e-voting shall be eligible to cast their votes during the AGM Members who have voted through remote e-voting shall be eligible to attend the AGM, however, they shall not be eligible to vote at the meeting.
- Pursuant to Section 91 of the Companies Act, 2013 read with Companies (Management and Administration) Rules, 2014 the Register of Member and Share Transfer Books will remain closed from Saturday, 21th September, 2024 to Friday, 27th September, 2024 (both days inclusive) for the purpose of AGM.
- The Company has appointed Mr. Akash Jain, Practicing Company Secretar (FCS: F9617 and COP No. 9432), as the Scrutinizer, to scrutinize the entire e-voting process in a fair and transparent manner

n case of any queries/grievances, please refer to the 'Frequently Asked Questions (FAQs) for Members and 'e-voting user manual' for Members available in the download section of the e-voting website of NSDL https://www.evoting.nsdl.com/ . Members who need assistance before or during the AGM with use of technology, can a) Call on Toll free no.: 022 - 4886 7000; or b) Contact Ms. Pallavi Mhatre, Senior Manager, NSDI at the designated email id: evoting@nsdl.com

For Ester Industries Limited

DESTINY LOGISTICS & INFRA LIMITED

CIN: L63090WB2011PLC165520

Regd. Office: 375, Dakshindari Road, Parganas North, Kolkata, West Bengal, India, 700048

Website: www.destinyinfra.in Email ID: cs@destinyinfra.in Phone No.: 033 - 4008 7463

NOTICE OF 13th ANNUAL GENERAL MEETING OF THE COMPANY TO BE HELD THROUGH

VIDEO CONFERENCING (VC) / OTHER AUDIOVISUAL MEANS (OAVM)

Members are hereby informed that the Annual General Meeting ('AGM') of the Shareholders of DESTINY LOGISTICS & INFRA

Limited ("the Company") will be held on Friday, 27th September, 2024, at 3:00 p.m. (IST) through Video Conferencing ('VC')/

Other Audio Visual Means ('OAVM'), in compliance with the applicable provisions of the Companies Act, 2013 and the Rules made

thereunder ("Act") and the Securities and Exchange Board of India (Listing Obligations and Disclosure Requirements) Regulations,

2015 read with all the applicable circulars on the subject matter issued by the Ministry of Corporate Affairs ("MCA") and the

Members will be able to attend and participate in the AGM by VC/OAVM only. Members attending the AGM through VC/OAVM

will be counted for the purpose of reckoning the quorum under Section 103 of the Act. In compliance with the applicable circulars

issued by the MCA and SEBI on the subject matter, Notice of AGM will be sent only by electronic mode to all the members whose

email addresses are registered with the Depository Participants/Registrar and Transfer Agent/ Company. Members holding shares

in dematerialized mode are requested to register / update their email addresses with their Depository Participants ("DP") by

The Company has engaged services of National Securities Depository Limited ("NSDL") for providing remote e-voting facility

('remote e-voting') to all its members to cast their vote on all resolutions set out in the Notice of AGM. Additionally, the Company,

The details such as manner of (i) registering / updating email addresses, (ii) casting vote through remote e-voting/e-voting for the

members including those who are holding shares in physical form or those who have not registered their email addresses with

the Company; and (iii) attending the AGM through VC / OAVM has been set out in the Notice of the AGM which will be emailed

The members are requested to carefully read all the Notes set out in the Notice of AGM (being sent electronically) and in particular,

The Notice of AGM will also be made available on the Company's website at: www.destinyinfra.in., and website of the stock

instructions for joining the AGM, manner of casting vote through remote e-voting or through e-voting facility at the AGM.

Securities and Exchange Board of India ("SEBI"), to transact the business as set out in the Notice of AGM.

through NSDL, is providing the facility of voting through e-voting system during the AGM ('e-voting').

Place- Gurugram Date- 3rd September, 2024

following procedure prescribed by DP.

exchange, i.e., NSE Limited at www.nseindia.com

Date: September 03, 2024

Place: Kolkata

Poornima Gupta Company Secretary & Compliance Officer

BLB LIMITED

CIN: L67120DL1981PLC354823 Regd. Office: H. No. 4760-61/23, 3rd Floor, Ansari Road, Daryagani, New Delhi-110002 Tel: 011- 49325600; E-mail: infoblb@blblimited.com; Website: www.blblimited.com

NOTICE OF 43RD ANNUAL GENERAL MEETING AND REMOTE E-VOTING INFORMATION NOTICE is hereby given that the 43rd Annual General Meeting (AGM

of the members of M/s. BLB Limited (Company) will be convened of Thursday, September 26, 2024 at 11:30 a.m. (IST) via Video Conference ("VC")/ Other Audio Visual Means ("OAVM") ONLY t transact the businesses as set out in the Notice of the 43rd AGM. compliance with the applicable provisions of the Companies Act, 2013 rules made thereunder and SEBI (LODR) Regulations, 2015 read with read with Circular Nos. 14/2020, 17/2020, 20/2020, 10/2022 dated April 08, 2020, April 13, 2020, May 05, 2020 and December 28 2022 followed by General Circular No. 09/2023 dated September 25 2023 issued by the Ministry of Corporate Affairs (hereinafter collective) referred to as "MCA Circulars") and SEBI Circular No. SEBI/HO/CFD CFD-PoD-2/P/CIR/2023/167 dated October 07, 2023 (hereinafte referred to as "SEBI Circulars")

The venue of 43rd AGM shall be deemed to be the Registered Office of the Company. Members participating through VC/ OAVM shall be reckaned for the purpose of quarum. Since this AGM is being held pursuant to the MCA and SEBI Circulars through VC/ OAVM, the requirement of physical attendance of members has been dispensed with. Accordingly, the facility for appointment of proxies by the members will not be available for this AGM.

The Notice of 43° AGM and Annual Report of the Company for the F 2023-24 have been sent in electronic mode only to those member: whose e-mail addresses are registered with the Company/ Registra and Share Transfer Agent (RTA). The electronic dispatch of Notice of 43" AGM and Annual Report for FY 2023-24 was completed or September 03, 2024. The aforesaid documents are available on the website of the Company i.e. www.blblimited.com and may also be accessed from the websites of Stock Exchanges i.e. National Stock Exchange of India Limited (NSE) and BSE Limited (BSE)a www.nseindia.com and www.bseindia.com respectively. The AGM notice is also available on the website of National Securities Depositories Limited (NSDL) at www.evoting.nsdl.com. Remote E-voting

Pursuant to Section 108 of Companies Act. 2013 (Act) read with Rul 20 of the Companies (Management and Administration) Rules, 2014 Regulation 44 of SEBI (LODR) Regulations, 2015 and the Secretaria Standard on General Meetings ('SS-2') issued by the Institute of Company Secretaries of India, each as amended from time to time the Company is providing to its Members, the facility of remote e-voting before the AGM and during the AGM in respect of the businesses to be transacted at the AGM and for this purpose, the Company has appointed National Securities Depository Limited (NSDL to facilitate voting through electronic means,

Mr. Rupesh Agarwal, Practicing Company Secretary, (Membership N ACS 16302), failing him Mr. Shashikant Tiwari (Membership No. FC 11919) Partner(s) M/s. Chandrasekaran Associates, Company Secretaries, have been appointed as the Scrutinizer to scrutinize the remote e-voting process before and during the AGM in a fair and he detailed instructions for e-voting and joining through VC/ OVAN

are given in the Notice of 43rd AGM. Members are requested to carefully go through the instructions before casting their vote through e-voting The details as required pursuant to the Act and Rules are as under a. The remote e-voting period will commence at 09:00 a.m. (IST) or Monday, September 23, 2024 and shall end at 05:00 p.m. (IST) on Wednesday, September 25, 2024. The remote e-voting module

will be disabled by the NSDL thereafter and members will not be allowed to vote electronically beyond the said date and time. The voting rights of the Members shall be in proportion to their share of the paid-up equity share capital of the Company as or Thursday, September 19, 2024 ('Cut-Off Date'). The facility of remote e-voting shall also be made available during the Meeting and the Members attending the Meeting, who have not already

cast their vote by remote e-voting shall be able to exercise their right during the Meeting. A person whose name is recorded in the Register of Members/ Register of Beneficial Owners as on the Cut-Off Date only shall be entitled to avail the facility of remote e-voting before/ during the AGM. Any person who acquires shares and becomes a Member of the Company after the dispatch of the Notice of AGM and holds shares as of the cut-off date i.e. September 19, 2024, may obtain the login ID and password for remote e-voting by sending a request

to NSDL at evoting@nsdl.co.in or may contact at 022 - 4886

7000. A person who is not a Member as on the cut-off date should

treat the Notice of the AGM for information purpose only The Members who have already cast their votes by remote e-voting prior to the AGM will have right to participate at the AGM but shall not be entitled to cast their votes again on such resolution(s) for which the Member has already cast the vote through remote e-voting prior to the AGM. Once the member cast vote on a resolution, the member shall not be allowed to change

e-voting during the AGM is provided in the notice for 43" AGM. Members who need assistance before or during the AGM, car contact NSDL at 022 - 4886 7000 or send arequest a evoting@nsdl.com or contact Ms. Pallavi Mhatre - Senior Manager NSDL, at designated e-mail Id: evoting@nsdl.co.in.

Detailed instructions for remote e-voting, joining the AGM and

Members who have not registered their e-mail ID may get the same registered/ updated with Company/ RTA or Depository to cast the vote(s) through remote e-voting before the AGM or through e-voting

The result of the remote e-voting before and during the AGM shall be declared not later than 48 hours from the conclusion of the AGM. Th results declared along with Scrutinizer's Report will be placed on the Company's website www.blblimited.com and on website of NSDI www.evoting.nsdl.com and website of Stock Exchanges i.e. National Stock Exchange of India Limited (NSE) and BSE Limited (BSE) at www.nseindia.com and www.bseindia.com respectively. For BLB Limited

Place: New Delhi Date: September 3, 2024

Nishant Garud Company Secretary

"IMPORTANT"

Whilst care is taken prior to acceptance of advertising copy, it is not possible to verify its contents. The Indian Express (P) Limited cannot be held responsible for such contents, nor for any loss or damage incurred as a result of transactions with companies, associations or individuals advertising in its newspapers or Publications. We therefore recommend that readers make necessary inquiries before sending any monies or entering into any agreements with advertisers or otherwise acting on an advertisement in any manner whatsoever.



New Delhi - 110066 CIN: L30007DL1994PLC260191 | Tel: 011-45657452|

info@moneyboxxfinance.com | www.moneyboxxfinance.com | Notice of 30th Annual General Meeting and Remote E-Voting information

NOTICE is hereby given that the 30th Annual General Meeting ("AGM") of the members of Moneyboxx Finance Limited ("Company") will be held through Video Conferencing ("VC") / Other Audio-Visual means (" OAVM") on Wednesday, September 25, 2024, at 11:30 A.M. to transact the Ordinary and Special Business, as set out in the Notice of AGM. This is in compliance with the applicable provisions of the Companies Act, 2013 and the Rules made thereunder, read with General Circulars dated April 8, 2020, April 13, 2020, May 5, 2020 and subsequent circulars issued in this regard the latest being dated September 25, 2023 by the Ministry of Corporate Affairs ('MCA Circulars') and Circulars dated May 12, 2020 and other relevant circulars including Circulars dated January 5, 2023 and October 7, 2023 issued by the Securities and Exchange Board of India

The Company has sent the Integrated Annual Report along with the Notice convening AGM on September 03, 2024, through electronic mode to the Members whose email addresses are registered with the Company and / or Depositories in accordance with the Circulars issued by the Ministry of Corporate Affairs and Securities Exchange Board of India.

The Integrated Annual Report along with the Notice convening the AGM is also available on the website of

the Company at www.moneyboxxfinance.com, website of the Stock Exchange i.e. BSE Limited at www.bseindia.com and on the website of National Securities Depositories Limited ("NSDL') at www.evoting.nsdl.com. Pursuant to the provisions of Section 108 of the Act and Rule 20 of the Companies (Management and

Administration) Rules, 2014, as amended and Regulation 44 of the Securities and Exchange Board of India (Listing Obligations and Disclosure Requirements) Regulations, 2015 and Secretarial Standard on General Meeting (SS-2), the Members are provided with the facility to cast their votes on all resolutions as set forth in the Notice convening the AGM using electronic voting system (e-voting) provided by NSDL. The voting rights of Members shall be in proportion to the equity shares held by them in the paid-up equity share capital of the Company as on Wednesday, September 18, 2024 ('cut-off date').

The remote e-voting period shall be available during the following period:

Friday, September 20, 2024 (9:00 A.M.) Commencement of remote e-voting period Tuesday, September 24, 2024 (5:00 P.M.) Conclusion of remote e-voting period

During this period, the members can cast their vote electronically in a manner as set out in the AGM Notice. The remote e-voting module shall be disabled by NSDL after 5:00 P.M. IST on September 24, 2024. Those Members, who will be present in the AGM through VC/OAVM facility and had not cast their votes on the Resolutions through remote e-voting and are otherwise not barred from doing so, shall be eligible to vote through e-voting system during the AGM.

The Members who have cast their votes by remote e-voting prior to the AGM may also attend/participate in the AGM through VC/OAVM but shall not be entitled to cast their votes again. Any person, who acquires shares of the Company and becomes a Member of the Company after the Notice

has been sent electronically by the Company and holds shares as on the cut-off date; may obtain the login ID and password by sending a request to helpdesk at evoting@nsdl.co.in. However, if he/she is already registered with NSDL for remote e-voting, he/she can use his/her existing User ID and password for casting the votes.

In case of any queries pertaining to e-voting, members may refer to the Frequently Asked Questions ("FAQs") and the e-voting manual available at www.evotingindia.nsdl.com, under help section or contact at toll free number 1800 1020 990/1800 224 430. In case of any grievances relating to e-voting, please contact at the designated email ID of NSDL i.e., evoting@nsdl.co.in or contact Amit Vishal, Deputy Vice President-NSDL at

Mr. Shashank Pashine from Shashank Pashine & Associates, Practicing Company Secretaries has been appointed as the Scrutinizer to scrutinize the remote e-voting process before/during the AGM in a fair and

The details of the AGM are available on the website of the Company at www.moneyboxxfinance.com, NSDL at www.evoting.nsdl.com, BSE Limited at www.bseindia.com.

For Moneyboxx Finance Limited

| Place: Gurugram Date: September 03, 2024

Company Secretary & Compliance Officer

Semant Juneja

Value (In Rs.)

DOSHION WATER UMBRELLA (CUDDALORE) PRIVATE LIMITED (In Liquidation) Reg. Off: A-103/10, Tirth Bhumi Apartment, Near Law Garden, Ellisbridge, Ahmedabad-380 006, Gujarat, India.

7th E-AUCTION SALE NOTICE UNDER INSOLVENCY AND BANKRUPTCY CODE, 2016 The following Assets and Properties of DOSHION WATER UMBRELLA (CUDDALORE) PRIVATE LIMITED (in Liquidation) having CIN: U41000GJ2011PTC064934 forming part of Liquidation Estate are for sale by the Liquidator

through e-auction on "AS IS WHERE IS, AS IS WHAT IS, WHATEVER THERE IS AND NO RECOURSE BASIS" as per details mentioned in the table given below. The sale will be done through the e-auction platform (With unlimited extension of 5 min each): https://nbid.nesl.co.in/app/login. **Bid Incremental Asset Description**

(In Rs.)

Sale of the Corporate Debtor as a Going Concern

Date and Time of E Auction	on: 03.10.2024 From	03.00 PM to 05.00 P	M
Sale of the Corporate Debtor as a Going Concern as per Regulation 32(e) of the IBBI (Liquidation Process) Regulations, 2016.	INR 13,77,00,000/- (Indian Rupees Thirteen Crore Seventy Seven Lakh Only)	(Indian Rupees One Crore Thirty Seven	INR 13,77,000/- (Indian Rupees Thirteen Lakh Seventy Seven Thousand Only)
Last Date for Submission of Eligibility Doc	18/09/2024		
Date of Intimation of Qualified Bidders	21/09/2024		
Last date for Inspection	28/09/2024		
Last date for EMD	01/10/2024		
E-Auction Date	03/10/2024		
(1) EMD can be denosited either by remittance	into the account or thr	ough demand draft. (2)	Interested applican

may refer to the COMPLETE E- AUCTION PROCESS INFORMATION DOCUMENT containing details of terms and conditions of online E-Auction, E-Auction Bid form, Eligibility Criteria, Declaration by Bidders, EMD requirement etc., available at https://nbid.nesl.co.in/app/login or through E Mail : cirp.doshionwater@gmail.com (process specific). (3) The Liquidator has right to accept or cancel or extend or modify, etc. any terms and conditions of E-Auction at any time. He has right to reject any of the bid without giving any reasons. He has right to cancel E-Auction at any time. (4) For technical assistance, contact Araventhan S E, Contact no.: +91 93846 76709, Email: araventhanse@nesl.co.in or Gunjan Narula, contact no.: +91 8447018554, Email: gunjann@nesl.co.in or for E-Auction details, contact Liquidator, Ph. No. 9428012320, Email: cirp.doshionwater@gmail.com (5) E-Auction platform: https://nbid.nesl.co.in/app/login. Interested bidders are requested to visit the above-mentioned websites

> Chirag Shah- Liquidator Doshion Water Umbrella Cuddalore Private Limited- under Liquidation IBBI Reg. No.: IBBI/IPA-001/IP-P01169/2018-19/11837 AFA No.: AA1/11837/02/011124/106224

Address: 208, Ratnaraj Spring, Opp. HDFC Bank House, Date: 04.09.2024 Besides Navnirman Co-op Bank, Navrangpura, Ahmedabad-380009. Place: Ahmedabad

Registered Office: 5th Floor 501 - 506, Arihant Aura, Turbhe, Navi Mumbai Sanpada, Thane, Maharashtra -- 400703

Enser Communications Limited (CIN: L64200MH2008PLC182752)

Telephone No.- +91-124-4258077

Email Id: compliance@enser.co.in , Website: www.enser.co.in

NOTICE OF THE 16TH ANNUAL GENERAL MEETING AND REMOTE E-VOTING INFORMATION Notice is hereby given that the 16th Annual General Meeting (AGM) of the members of Enser Communications Limited ("the Company")

will be held on Saturday, September 28: 2024 at 04:45 P.M.(IST) through video conference (VC/OAVM), to transact the businesses as In compliance with the applicable provisions of the Companies Act, 2013 ("Act") and Rules framed thereunder and the SEBI (Listing

Obligations and Disclosure Requirements) Regulations, 2015 ("Listing Regulations") read with General Circular No. 14/2020 (dated 8" April 2020), 17/2020 (dated 13th April 2020), 20/2020 (dated 5th May 2020) followed with Circular No. 02/2021 (dated January 13, 2021), 2/2022 (dated 5th May 2022), 3/2022 (dated 5th May 2022), 10/2022 (dated 28.12.2022) and General Circular No. 09/2023 (dated 25th September 2023) issued by the Ministry of Corporate Affairs ("MCA Circular/s") and Circular No. SEBI/HO/CFD/PoD-2/P/CIR/2023/04 dated 05" January 2023 and Circular No. SEBI/HO/CFD/CFD-PoD-2/P/CIR/2023/167 dated 07" October 2023 the Notice of AGM and Annual Report for the financial year ended on 31st March, 2024 have been sent to all the members whose e-mail IDs are registered with the Company/RTA/Depository participant(s). Please note that the requirement of sending physical copy of the Notice of the 16° AGM and Annual Report to the Members have been dispensed with vide MCA Circular/s and SEBI Circular. The Notice and Annual Report will also be available on the website of the Company www.enser.co.in and on the website(s) of the stock exchanges i.e. National Stock Exchange of India at www.nseindia.com respectively, where the Company's shares are listed. The Notice of the AGM contains the instructions regarding the manner in which the shareholders can cast their vote through remote

e-voting or by e-voting at the time of AGM and join the AGM through video conference (VC) / other audio-visual means (OAVM) The members holding shares either in physical form or in dematerialized form, as on the cut-off date i.e., September 21, 2024, may cast their vote electronically on the Ordinary and Special Businesses as set out in the notice of AGM through electronic voting systems of CDSL. All the members are informed that: The Ordinary and the Special Businesses as set out in the Notice of AGM will be transacted through voting by electronic means.

The remote e-voting shall commence on September 25, 2024, at 9:00 A.M. (IST). The remote e-voting shall end on September 27, 2024, at 05:00 P.M. (IST).

The cut-off date for determining the eligibility to vote by electronic means or at the AGM is September 21, 2024 and a person who is not a Member as on the cut-off date should treat this Notice for information purposes only.

Person, who acquires shares of the Company and become member of the Company after sending of the notice of AGM and holding shares and eligible to vote, can follow the process for generating the login ID and password as provided in the Notice of

the AGM. If such a person is already registered with CDSL for e-voting, existing user ID and password can be used for casting vote. Members may note that: a) the remote e-voting module shall be disabled by the CDSL after the aforesaid date and time for voting and once the vote on a resolution is casted by the member, the member shall not be allowed to change subsequently; b) the members who have casted their vote by remote e-voting prior to the AGM may also attend the AGM but shall not be entitled to cast their vote again; c) the facility for voting through electronic mode shall be made available at the AGM and d) a person whose

name is recorded in the register of members or in the register of beneficial owners maintained by the depositories as on the cut-

Notice is also given pursuant to section 91 of the Companies Act, 2013 and Rule 10 of the Companies (Management and Administration) Rules 2014, that the Register of Members and Share Transfer Books will remain closed from September 22, 2024 to September 28, 2024 (both days inclusive) on account of Annual General Meeting.

off date only shall be entitled to avail the facility of remote e-voting as well as voting at the AGM.

If you have any queries or issues regarding attending AGM & e-voting from the CDSL e-voting System, you can write an e-mail to helpdesk.evoting@cdslindia.com or contact at 022- 23058738 and 022-23058542/43. All grievances connected with the facility for voting by electronic means may be addressed to Mr. Rakesh Dalvi, Sr. Manager, (CDSL,) Central Depository Services (India) Limited, A Wing, 25th Floor, Marathon Futurex, Mafatlal Mill Compounds, N M Joshi Marg, Lower Parel (East), Mumbai - 400013 or send an e-mail to helpdesk.evoting@cdslindia.com or call on 022-23058542/43. Place: Mumbai

> For Enser Communications Limited Muskan

EFC (I) LIMITED

Regd. Office: 6th Floor, VB Capitol Building, Range Hill Road, Opp. Hotel Symphony, Bhoslenagar, Shivajinagar, Pune-411007 CIN: L74110PN1984PLC216407 | Tel.: 020 3502 6526 Email Id: compliance@efclimited.in | Website: www.efclimited.in

INFORMATION REGARDING 40TH ANNUAL GENERAL MEETING

The 40th Annual General Meeting ("AGM") of the members of the Company will be held through Video Conferencing ("VC") / Other Audio Visual Means ("OAVM") on Monday, September 30, 2024 at 5:00 p.m. (IST), in compliance with all the applicable provisions of the Companies Act, 2013 and the Rules made thereunder and the Securities and Exchange Board of India (Listing Obligations and Disclosure Requirements) Regulations, 2015 read with all applicable circulars on the matter issued by the Ministry of Corporate Affairs ("MCA") and the Securities and Exchange Board of India ("SEBI"), to transact the business set out in the Notice calling the AGM.

The Notice of the AGM and the standalone and consolidated audited financial statement for the financial year 2023-24, along with Board's Report, Auditors' Report and other documents required to be attached thereto, will be sent electronically to those members of the Company, whose e-mail address is registered with the Company / Company's Registrar and Transfer Agent Depository Participants / Depositories. The Notice of AGM and the aforesaid documents will also be available on the Company's website at www.efclimited.in and on the website of the Stock Exchanges, i.e., BSE Limited ("BSE") at www.bseindia.com. Manner of registering/updating e-mail address:

-) Members holding shares in physical mode, who have not registered / updated their e-mail address with the Company, are requested to register / update their e-mail address by submitting Form ISR-1 (available on the website of the company at www.efclimited.in) duly filled and signed along with requisite supporting documents to Link Intime India Private Limited at C-101, 1st Floor, 247 Park, Lal Bahadur Shastri Marg, Vikhroli (West), b) Members holding shares in dematerialised mode, who have not registered / updated their
- e-mail address with their Depository Participant(s), are requested to register / update the same with the Depository Participant(s) where they maintain their demat accounts. Manner of casting vote(s) through e-voting:

Members can cast their vote(s) on the business as set out in the Notice of the AGM through

electronic voting system ("e-voting"). The manner of voting, including voting remotely ("remote e-voting") by members holding shares in dematerialised mode, physical mode and for members who have not registered their email address has been provided in the Notice of the AGM Members attending the AGM who have not cast vote(s) by remote e-voting will be able to vote at the AGM through InstaMeet.

Joining the AGM through VC / OAVM:

Members will be able to attend the AGM through VC / OAVM, through InstaMeet, at https://instameet.linkintime.co.in/. The information about login credentials to be used and the steps to be followed for attending the AGM are explained in the Notice of AGM. Members are requested to carefully read the Notice of the AGM and in particular, instructions

for joining the AGM and manner of casting vote through remote e-voting or voting at the AGM For EFC (I) Limited

Aman Gupta Company Secretary

Dated on this September 3, 2024 at Pune.

DEE DEVELOPMENT ENGINEERS LIMITED CIN: L74140HR1988PLC030225

Registered Office: Unit-1, Prithla-Tatarpur Road, Village Tatarpur, Faridabad, Palwal 121102 NOTICE OF THE 35th ANNUAL GENERAL MEETING AND E-VOTING INFORMATION

Notice is hereby given that the 35th Annual General Meeting ("AGM") of the Members of DEE Development Engineers Limited (the "Company") will be held on Friday, September 27th, 2024, at 01:00 P.M. (IST) at the registered office of the Company at Unit 1, Prithla - Tatarpur Road Village Tatarpur, Palwal, Faridabad, Haryana, 121102 to transact the business, as set out in the Notice of the AGM. Notice of the AGM setting out the business to be transacted thereat, along with Proxy

Form, Annual Report of the Company for the year ended March 31st, 2024 have been

sent in electronic mode on September 3rd, 2024 to the members whose e-mail IDs are registered with the Company or Depository Participant(s). The notice of the AGM including Attendance slip and Annual Report for Financial year 2023-24 is also available on the Company's website at www.deepiping.com under Investors Tab and stock exchange websites i.e., www.bseindia.com and www.

nseindia.com. AGM notice is also available at www.evoting.nsdl.com on the website of the National Securities Depository Limited (NSDL). Pursuant to the provisions of Section 108 of the Companies Act, 2013 (the Act) read with Rule 20 of the Companies (Management and Administration) Rules, 2014, as amended, and Regulation 44 of the Securities and Exchange Board of India (Listing Obligations and Disclosure Requirements) Regulations, 2015 and the Secretarial Standard on General Meetings (SS-2) issued by the Institute of Company Secretaries of India, the Company is providing the facility to its members holding shares either in physical form or dematerialized form, as on Friday, September 20th, 2024 (cut-off date), for casting their votes electronically on each item as set forth

(remote e-voting). All members are hereby informed that:

1. The ordinary and special business as set out in the Notice of AGM may be transacted through voting by electronic means;

in the Notice of AGM through the electronic voting system provided by National

Securities Depository Limited (NSDL) from a place other than the venue of the AGM

- 2. Date of completion of dispatch of Notice of AGM and Annual Report: September
 - 3. The remote e-voting shall commence on Tuesday, September 24th, 2024 at 9:00 The remote e-voting shall end on Thursday, September 26th, 2024 at 5:00 P.M.
 - 5. The remote e-voting shall not be allowed beyond Thursday, September 26th, 2024, 5:00 P.M.(IST);
- 6. The cut-off date for determining the eligibility to vote through remote e-voting or at the AGM will be Friday, September 20th, 2024; 7. Any person, who acquires the shares of the Company and becomes a member of Company after dispatch of Notice of AGM and holds shares as of cut-off date i.e.
- Friday, September 20th, 2024 may obtain the Login ID and password by sending a request to the Company or its RTA at the address/email IDs given under point no. 13 below. However, if the member is already registered with NSDL for remote e-voting, then such member shall use the existing User ID and password for 3. The facility for voting through "ballot paper system" shall be made available at the venue of the AGM and the members attending the meeting, who have not cast
- their vote by remote e-voting, shall also be eligible to exercise their right to cast their vote at the meeting through "electronic voting system"; 9. The members who have cast their vote through remote e-voting prior to the AGM may also attend the AGM but shall not be entitled to cast their vote again at the
- 10. A person, whose name is registered in the Register of members or in the register of beneficial owners maintained by the depositories as on the cut-off date i.e. Friday, September 20th, only shall be entitled to avail the facility of remote e-voting or voting through "ballot paper system" at the AGM;
- e-mail address) are requested to furnish their e-mail addresses and mobile numbers with the Company's RTA viz. Link Intime India Private Limited; 12. Members holding shares in physical form or who have not registered their e-mail addresses with the Company can cast their vote through remote e-voting or

11. Shareholders holding shares in physical form (who have not registered their

- ballot paper system at the AGM by following the below process for obtaining the e-voting credentials: In case of shares held in physical form, please provide copy of the signed request letter mentioning the Folio Number, name and address of the shareholder,
- scanned copy of the share certificate (front and back), Self-attested copy of the PAN card and self-attested copy of any document (e.g. Driving License, Election Identity Card, Passport) in support of the address of the shareholder by email to RTA E-mail Id: rmt.helpdesk@linkintime.co.in. or to the Company E-mail Id: secretarial@deepiping.com. o. Members holding share(s) in electronic mode; by registering/updating their e-mail ID in respect of demat holdings with the respective DPs by following
- the procedure prescribed by the DPs for receiving all communications from the c. In addition to the aforesaid the Company has set up a process for the limited purpose of allowing members to temporarily update their email addresses
- by accessing the following link: https://liiplweb.linkintime.co.in/EmailReg/ Email Register.html members can update their email addresses to receive shareholders' communications, including the Annual Report and the AGM Notice. 13. In case of any queries, the members may call on 012-75248345. Members may also contact:

Link Intime India

Private Limited

Particulars National Securities

Depository Limited

3rd Floor, Naman C 101, 1st Floor, 247 Unit 1. Prithla-Tatarour Chamber, Plot C-32. Park Lal Bahadur Road Village Tatarpur, Palwal, Faridabad. G-Block, Bandra Kurla Shastri Marg, Vikhroli Complex, Bandra East, (West), Mumbai, Haryana, 121102 Mumbai, Maharashtra Maharashtra, 400083 - 400 051 Ms. Mary George Mr. Abhishek Mishra Mr. Ranjan Kumar **Designation** (Senior Manager) (Sr. Associate Vice Sarangi (Company Secretary & President) Compliance Officer) **Phone** 011-23353814 022-49182183 012-75248345 E-mail abhishekm@nsdl.com mary.george@ secretarial@deepiping. linkintime.co.in

The said notice may be accessed on the Company's website www.deepiping.com under "Shareholder Information".

> For **DEE Development Engineers Limited** Ranjan Kumar Sarangi **Company Secretary and Compliance Officer** Membership No.: F 8604

DEE Development

Engineers Limited

Place: Palwal Date: 03.09.2024 Company Secretary and Compliance Officer New Delhi

financialexp.epapr.in



For Destiny Logistics & infra Limited

Sd/-

Date: 84.09.2024

Place: Mumbai

Rekha Bhagat

DIN-03564763

Managing Director